

ଥୋତବା ଜୁ'ମା

ଚୈଯ়েଦେନା ହଜରତ ଆକଦଞ୍ଚ ଆମିରକୁଳ ମୋମିନିନ ଖଲିଫାତୁଲ ମଛିହ ପଞ୍ଚମ (ଆଇଁ) ଯେ ୨୦୧୬ ଚନ୍ର
୧୦ ଜୂନ ତାରିଖତ ଲଗ୍ନନର ବାୟତୁଲ ଫୁତୁହ ମଞ୍ଜିଦିତ ପ୍ରଦାନ କରା ଜୁ'ମାର ଖୋତବାର ସାରାଂଶ ।

ବୋଜାର ଆଚଳ ଉଦ୍ଦେଶ୍ୟ ହ'ଲ ତୋମାଲୋକେ ତାକଓୟାର ଚରମ ଶିଖବଲୈ ଉନ୍ନତି ଲାଭ କରା । ଏଟା ମାହ ତାବେଇ ଚେଷ୍ଟା ପ୍ରଚେଷ୍ଟାର ବାବେ ନିର୍ଦ୍ଧାରଣ କରା ହେଛେ । ଉତ୍ତର ମାହତେଇ ନିଜର ତାକଓୟାର ମାନଦଣ୍ଡ ଉନ୍ନତ କରା, ଯି ତାକଓୟାୟ ତୋମାଲୋକର ପୁଣ୍ୟର ମାନଦଣ୍ଡ ଉତ୍ଥମୂଳ୍ଯ କାରିବ । ଏହିଟୋରେଇ ତୋମାଲୋକକ ନୌକିର ଓପରତ ପ୍ରତିଷ୍ଠିତ ବାଖିବ ଆରୁ ଆଲ୍ଲାହୁ ତାସାର ସାନ୍ନିଧ୍ୟ ଯାଁଚିବ ଆରୁ ଏନ୍ଦେବେଇ ଅତୀତର ସକଳୋ ଗୋଗାହର ପରା ମୁକ୍ତି ଲାଭ ହ'ବ ।

তাছাহুদ, তাউয় আৰু চুৰা ফাতিহা পাঠৰ পিছত হ্যুৰ আনোৱাৰ (আইঃ) যে চুৰা আল-বাকাৰৰ নিম্নোক্ত আয়াত পাঠ কৰি অনুবাদ উপস্থাপন কৰে।

يَا أَيُّهَا الَّذِينَ آمَنُوا إِذْ كُيَّتْ عَلَيْكُمُ الصِّيَامُ كَمَا كُيَّتْ عَلَى الَّذِينَ مِنْ قَبْلِكُمْ لَعَلَّكُمْ تَتَّقَوْنَ

ଅର୍ଥାତ୍ : “ ହେ ବିଶ୍ୱାସୀ ଲୋକ ମନୁଷ୍ୟ ! ତୋମାଲୋକର ଓପରତ ଏନ୍ଦେରେ ବୋଜାର ଦାୟିତ୍ବ ଅର୍ପନ କରା ହେଛେ- ଯିଦରେ ତୋମାଲୋକର ଅତୀତ ପ୍ରଜନ୍ମର ଓପରତ ଦାୟିତ୍ବ ଅର୍ପନ କରା ହେଲିଲ ଯାତେ ତୋମାଲୋକେ ତାକୁ ଯୋର ଅଧିକାରୀ ହୋଇବା । ”

ହ୍ୟୁବ ଆନୋରାବ (ଆଇଃ) ଯେ କଯ ଯେ ଉତ୍କ ଆଯାତତ ଆଲ୍ଲାହ ତାଯଳା ଏଣେକୁରା ଏଟା ବିଷୟର ପ୍ରତି ମନ୍ୟୋଗ ଆକର୍ଷଣ କରିଛେ, ଯିଟୋଯେ ଆମାର ଇହଜଗତ ଆର୍କ ପରଜଗତ ମନୋମୋହା କରି ତୁଲେ । ସେଇ ତତ୍ତ୍ଵ କଥାଟୋ ହ'ଲ - **لَعَلَّكُمْ تَتَعَقَّدُونَ** । ଗତିକେ ବୋଜାର ମାହାତ୍ମ୍ବ ଆର୍କ ଗୁରୁତ୍ବକ ଏହି କାରଣେ ପ୍ରଧାନ୍ୟତା ଦିଯା ହୋଇ ନାହିଁ ଯେ ଇଚ୍ଛାମର ପୂର୍ବର ଧର୍ମବୋବତ ବୋଜା ନିର୍ଦ୍ଧାରଣ କରା ଆଛିଲ ବରଂ ଗୁରୁତ୍ବ ହ'ଲ, ଏହି କଥାର ଯେ ତୋମାଲୋକେ ତାକଓୟା (ଖୋଦାବ ପ୍ରତି ଭୟବିଶ୍ୱାସ) ଅର୍ଜନ କରା ଯାତେ ପଞ୍ଚିଲତାର ହାତସାରିବ ପରା । ଆଁହଜବତ (ଛାଃ) ଯେ କୈଛେ ଯେ- ଖୋଦା ତାଯଳାଯ ତୋମାଲୋକକ ଭୋକେ-ପିଯାହେ ଆତୁବ କରି ବଖାବ କୋନୋ ପ୍ରୟୋଜନ ନାହିଁ । ବୋଜାର ଆଚଳ ଉଦ୍ଦେଶ୍ୟ ହ'ଲ- ତୋମାଲୋକେ ତାକଓୟାର ଚରମ ଶିଖବଲେ ଉନ୍ନତି ଲାଭ କରା । ଏଟା ମାହ ତାବେଇ ଚେଷ୍ଟା ପ୍ରଚେଷ୍ଟାର ବାବେ ନିର୍ଦ୍ଧାରଣ କରା ହେବେ । ଉତ୍କ ମାହତେଇ ନିଜର ତାକଓୟାର ମାନଦଣ୍ଡ ଉନ୍ନିତ କରା, ଯି ତାକଓୟାଯ ତୋମାଲୋକର ପୁନ୍ୟର ମାନଦଣ୍ଡ ଉର୍ଧ୍ମଖ୍ୟ କରିବ । ଏହିଟୋରେଇ ତୋମାଲୋକକ ନେକିବ ଓପରତ ପ୍ରତିଷ୍ଠିତ ବାଖିବ ଆର୍କ ଆଲ୍ଲାହ ତାଯଳାର ସାନ୍ନିଧ୍ୟ ଯାଁଚିବ ଆର୍କ ଏନେଦରେଇ ଅତୀତର ସକଳୋ ଗୋନାହର ପରା ମୁକ୍ତି ଲାଭ ହ'ବ । ଆଁହଜବତ (ଛାଃ) ଯେ ଏଠାଇତ ଉଲ୍ଲେଖ କରିଛେ ଯେ- ଯିଜନ ବ୍ୟକ୍ତିଯେ ବମଜାନ ମାହର ବୋଜା ପ୍ରକୃତ ଈମାନର ସୈତେ ପାଲନ କରେ ଆର୍କ ନିଜର ପ୍ରବୃତ୍ତି ବଶ କରି ବୋଜାର ବ୍ରତ ପାଲନ କରେ, ତାର ଅତୀତର ସକଳୋ ଗୋନାହ କ୍ଷମା କରି ଦିଯା ହୟ । ଗତିକେ ଯିହେତୁ ଅତୀତର ସକଳୋ ପାପର ପରା କ୍ଷମା ଲାଭ ହୟ ଆର୍କ ଆକୋ ତାକଓୟା ଧାରଣ କରି ମାନୁହେ ତାର ଓପରତ ଦୃଢ ଭାରେ ସ୍ଥିତି ଲାଭ କରେ ତେଣେ ତେଣେକୁରା ମାନୁହ ନିଶ୍ଚିତ ଭାରେ ବମଜାନ ମାହ ପାର କରି ଅହାବ ଫଳସ୍ଵରପେଇ କୃତକାର୍ଯ୍ୟତା ଲାଭ କରେ ଅର୍ଥାତ୍ ତେଣୁ ନିଜର ଜୀବନର ଆଚଳ ଉଦ୍ଦେଶ୍ୟ ବିଚାରି ପାଯ । ତାକଓୟାର ଯି ଅମୃତ ଫଳ କୋର'ଆନ କରିମତ ପୋରା ଯାଯ ତାର ଏଟା ଲାଭ ସମ୍ପର୍କେ ଆଲ୍ଲାହ ତାଯଳା ନିଜେ ଏଯା ବର୍ଣନା କରିଛେ ଯେ- **فَإِنَّمَا اللَّهُ يَأْوِي إِلَّا لِبَابَ لَعَلَّكُمْ تُغَلَّبُونَ**

গতিকে হে বিবেক সম্পন্ন সকল আল্লাহ তায়লার তাকওয়া অরূপন করা যাতে কৃতকার্য্য হ'ব পাব। কোন সেইজন, যিজনে সাফল্য অর্জন করিব নিবিচারে। জাগতিক সাফল্য ব্রহ্ম-জ্ঞান সকলো ক্ষণস্থায়ী যি ইয়াতেই বৈ যাব। আচল কৃতকার্য্যতা হ'ল সেয়া যি পৰমার্থিক জগতৰ কৃতকার্য্যতা। আল্লাহ তায়লায় কৈছে যে- যদি তোমালোকৰ বিবেক আছে তেন্তে ভালকৈ শুনি লোৱা যে তাকওয়াৰ ওপৰত জীৱনৰ বাট অতিক্ৰম কৰিলেহে কৃতকার্য্যতা লাভ কৰিব পাৰিব।

হজৰত আকদছ মছিহ মাওড়ুদ (আঃ) যে কৈছে যে- তাকওয়া সাধাৰণ বস্তু নহয়। ইয়াৰ দ্বাৰা সকলো চয়তানৰ সৈতে সংগ্ৰাম কৰিব লাগে যিয়ে মানুহৰ স্বগত সকলো শক্তিৰ ওপৰত প্ৰধান্য বিস্তাৰ কৰি আছে। এই সকলোৰেৰ শক্তি প্ৰবৃত্তি আমাৰা ক'পে মানুহৰ ভিতৰ চৰাত চয়তান কৰ্মৰত আছে। তেখেতে (আঃ) যে কৈছে যে- জ্ঞান বিবেকেও কেতিয়াৰা চয়তানৰ কৰলত পৰি চয়তান হৈ উঠে। মোমিনৰ কাম হ'ল এই সকলোৰেৰ শক্তিক পৰাভৃত কৰা।

আকো তেখেতে (আঃ) যে কৈছে যে- তাকওয়া এটা বহস্যময় তত্ত্ববিষয়, তাক অৰ্জন কৰা। খোদা তায়লাৰ মহান অনুভূতি হৃদয়ত গোঁষ্ঠি লোৱা। লোক দেখুৱা খোদাই আমল খোদা তায়লা আমলকাৰীৰ মুখলৈ ওলটাই দলি মাৰি দিয়ে। মোমিন হোৱাটো অত্যন্ত কঠোৰ কাম। উদাহৰণ স্বৰূপে যদি কোনোবাই কয় যে তুমি নিজেই এনেদৰে কলম চলাইছা তেন্তে আকো তুমি কিৱ খং কৰিছা ! তোমাৰ বিদ্যা জ্ঞান আল্লাহ তায়লাৰ বাবেই ! এই ক্ৰোধ দৰাচলতে এই কাৰণেই জন্মে যে তাৰ যি অনুৰাগ সেয়া ন্যায় সঙ্গত নহয়। প্ৰকৃততে যেতিয়ালৈকে মানুহ জীৱন্তে মৃত্যুত নহয় তেতিয়ালৈকে তেওঁ মোত্তাকী হ'ব নোৱাৰে। আৰু কৈছে যে- মজিজা আৰু ইলহাম আদি প্ৰকৃত তাকওয়াৰ বহিঃ প্ৰকাশ আৰু এয়াই সুলক্ষণ তাকওয়া।

সেই বুলি তুমি ইচ্ছাম আৰু সত্য সপোন বিচাৰি চলাথ নকৰিবা বৰং তাকওয়া অজনার্থে যৎপৰোনাস্তি চেষ্টা কৰিবা। যিজন মোত্তাকী তাৰ ওপৰত হোৱা ইলহাম সত্য আৰু যদি এজনে তাকওয়াদাৰ নহয় তেন্তে তাৰ ইলহাম বিশ্বাসযোগ্য নহয়। তাত চয়তানৰ ভাগ অংশ আছে। কোৰ'আন কৰিমত তাকওয়াৰ বহস্যময় বাটৰ সন্ধান দিয়া আছে। সম্পূৰ্ণ সিদ্ধ নবীৰ উন্মত সয়ং সম্পূৰ্ণ হোৱা উচিত। গতিকে যেনেকৈ আঁহজৰত (ছাঃ) খাতামান্নাবীস্টিনৰ মৰ্যদা লাভ কৰিছে তেনেকৈ তেখেতে (ছাঃ) ব ওপৰতেই নবুয়তৰ চৰম উৎকৰ্ষ সাধনৰ অস্তি পৃষ্ঠা জাপ খাই গৈছে। এতিয়া যিজনে আল্লাহ তায়লাক সন্তুষ্ট কৰিব বিচাৰে আৰু তাৰ মজিজা দেখিব বিচাৰে আৰু মজিজাৰ কেৰামত দেখাৰ ইচ্ছা আছে তেন্তে তেওঁ নিজৰ জীৱনকেই এটা মজিজা স্বৰূপে গঢ়ি তুলক। গতিকে এনেকুৱা জাগৰণ আমি আমাৰ মাজত আনিব লাগিব। আমি আঁহজৰত (ছাঃ) ব মান্য কাৰী আৰু তেখেতে (ছাঃ) ব উন্মত তেখেতে (ছাঃ) ব পৰিত্ব জীৱনাদৰ্শ আমাৰ বাবে বৈ আছে, যাৰ হতুৱাই আল্লাহ তায়লাৰ সৈতে সম্পর্ক বঢ়াই প্ৰকৃত তাকওয়াৰ জন্ম দিব পাৰি।

উক্ত বৰ্ণনাৰ মাজত উল্লেখ কৰিছে যে প্ৰত্যেক নেকিৰ মূলভিত্তি হ'ল তাকওয়া। গতিকে তাকওয়া অৱলম্বন কৰা। তাকওয়াৰ আন এটা অৰ্থ হ'ল ক্ষুদ্ৰত কৈ ক্ষুদ্ৰতৰ গোনাহৰ পৰা আঁতৰত থকা। তাকওয়া তাকেই কোৱা হয় যে যি বিষয়ত পাপ লুকাই থকাৰ সন্দেহ আছে তাৰ পৰা আঁতৰি যোৱা। প্ৰকাশ্য পাপৰ পৰা দুৰত থকাই নহয়বৰং যদি সন্দেহ হয় যে তাত কোনো পাপ থাকিব পাৰে তেন্তে তাৰ পৰা নিজকে আঁতৰাই ল'ব লাগিব। লগতে আৰু কয় যে হৃদয়ৰ নিজৰাৰ কায়ে-কায়ে সৰু-সৰু নিজৰা বৈ থাকে যেনে মুখৰ পৰা ওলাই অহা মাত কথা। যদি কোনো এজনে ৰোজা ধৰা সত্ত্বেও বেয়া ভাষা প্ৰয়োগকৰে আৰু কাজিয়া বিবাদ আৰু গালি শপানি দিয়াৰ পৰা দুৰত নাথাকে আৰু বেয়া কাম কৰি থাকে তেন্তে বুজিবা যে তাৰ হৃদয় পৰিত্ব নহয় আৰু তেওঁ তাকওয়াৰ পৰা বহু দুৰত আছে।

আকো এই ফালে মনযোগ আকৰ্ণণ কৰিছে যে গৰীৰ মিছকিনৰ দৰে জীৱণ ঘাপন কৰা উচিত। তাকওয়া দাৰৰ বাবে চৰ্ত হ'ল তেওঁ দুখীয়া মিছকিন সকলৰ দৰে জীৱনৰ বাট অতিক্ৰম কৰিব লাগিব। এয়া তাকওয়াৰ এটা শাখা যাৰ দ্বাৰা আমি নাজায়েজ আল্লাস্বার্থৰ সৈতে যুঁজিব লাগিব। অকাৰণতে হোৱা ক্ৰোধ দমন কৰিব লাগিব। সমাজ আৰু সময় সাপেক্ষে কেতিয়াৰা ক্ৰোধান্বিত হোৱা জায়েজ কিষ্ট নাজায়েজ ক্ৰোধ যেনে সৰু-সৰু কাজিয়া বিবাদ আদিৰ পৰা দুৰত থকা কৰ্তব্য। তেখেতে (আঃ) যে কৈছে যে- ডাঙৰ-ডাঙৰ সাধুপুৰুষ আৰু সত্যবাদী সকলৰ বাবে শেষ আৰু চৰম শীৰ্ষ বিন্দু হ'ল আল্লাসাং আল্লাস্বার্থৰ পৰা দুৰত থকা। লগতে কৈছে যে- মই নিবিচাৰো যে মোৰ জমাতত পৰম্পৰাৰে সৰু-ডাঙৰ ভাৱাপন্ন হৈ এজনে আনজনৰ ওপৰত অহংকাৰ বা গৰ্ব বোধ কৰে আৰু সেয় দৃষ্টিবে দেখে। খোদা তায়লাহে জানে কোনে ডাঙৰ আৰু কোনে সৰু। এয়া হ'ল একধৰণৰ অসম্মান, যাৰ ভিতৰত নিহিত হৈ আছে ঘৃণা, ভয় হ'ল এই ঘৃণাৰ বীজ

অংকুরিত হৈ যেন তাৰ ধংসৰ কাৰক হৈ নপৰে। কিছুমান মানুহে প্ৰতিপত্তি শালীৰ ওচৰত অতি ভক্তি দেখুৱায় কিন্তু ডাঙৰ হ'ল তেওঁ যিজনে মিচকিনৰ কথা মিচকিনি হৃদয়েৰে শুনে আৰু তাৰ সমবেদনা জনায় আৰু তাৰ কথাত সম্মান জনায়। ককৰ্থনা মুখত নোলাৰা য'ত কঁইটে বিন্দে।

মোতাকী কোনে এই বিষয়ে কৰলৈ গৈ তেখেত (আঃ) যে কৈছে যে- খোদাৰ বাণীৰ পৰা পোৱা যায় যে- মোতাকী হ'ল তেওঁ যিজনে সাধুতা আৰু মিচকিনৰ দৰে চলে, দস্তালি মাৰি কথা নকয় বৰং নষ্টতাৰে কথা বতৰা কয়। লগতে কয় যে- আমি সকলো অৱস্থাতেই সেয়া কৰা উচিত যাৰ দ্বাৰা আমাৰ সাফল্য অৰ্জন হয়। আল্লাহ তায়লা কাৰো ঠিকাদাৰ নহয়। সি একমাত্ৰ তাকওয়াহে বিচাৰে যিজনে তাকওয়া লাভ কৰিব তেওঁ শীৰ্ষ স্থানত উপনীত হ'ব।

আকো উল্লেখ কৰে যে কেনেকৈ প্ৰকৃত জ্ঞান আৰু বিবেক-বিবেচনা অৰ্জন কৰিব পাৰি। দৰাচলতে প্ৰকৃত জ্ঞান, বিবেক আল্লাহ তায়লাক অনুধাৰণ কৰা অবিহনে আহৰণ কৰা অসম্ভৱ। সেই বাবেই কোৱা হৈছে যে মোমিনৰ জ্ঞানৰ পৰিধিক ভয় কৰিবা কাৰণ সেয়া হ'ল ঐশী আলোকৰ মাধ্যমাৰে তেওঁলোকে দেখিবলৈ পায়। সত্য বিবেক জ্ঞান তাকওয়া অবিহনে কেতিয়াও লাভ কৰিব নোৱাৰি।

আকো উল্লেখ কৰিছে যে যদি জমাতৰ অন্তৰ্ভূক্ত হৈছা আৰু ইছলামৰ বাবে সেৱা আগবঢ়াবলৈ ইছ্ছা আছে তেন্তে তাকওয়া আৰু পৰিত্রিতা আহৰণ কৰা। ইছলামৰ সেৱা কেৱল মুখেৰে উচ্চাৰণ কৰিলে বাস্তবায়িত নহয় বৰং তাকওয়া আৰু পৰিত্রিতাৰ একান্ত প্ৰয়োজন আছে। তেখেত (আঃ) যে কৈছে যে- প্ৰথমে আচল উদ্দেশ্যৰ ফালে আগবঢ়াটিৰ লাগিব অৰ্থাৎ যেনিবা পহৰাবত চোকা দৃষ্টিৰ সতৰ্ক সৈনিক। যেনেকৈ শক্ৰৰ বাট আগচিবলৈ সীমাত সুসজ্জিত ঘোৰা থিয় কৰা হয় যাতে শক্ৰপক্ষই সীমা অতিক্ৰম কৰিব নোৱাৰে তেনেকৈ তুমি সাজু হৈ লোৱা। পহৰাবত চোকা দৃষ্টি সতৰ্ক সৈনিক সম্পর্কে ব্যাখ্যা কৰিবলৈ গৈ তেখেত (আঃ) যে কৈছে যে- সীমাত সুসজ্জিত ঘোৰাৰ সৈতে সৈনিক অৱস্থান কৰোৱা হয় যাতে শক্ৰয়ে আমাৰ সীমা পাৰ হৈ আহি ভিতৰ সোমাৰ নোৱাৰে তেনেদৰে তুমি সাজু হৈ লোৱা যাতে এনেকুৱা নহয় যে শক্ৰয়ে সীমা পাৰ হৈ আহি ইছলামৰ ক্ষতি সাধন কৰে। উল্লেখ কৰিছে যে- মই আগতেই বৰ্ণনা কৰিছো যে- যদি তুমি ইছলামৰ খিদমত কৰিব বিচৰা তেন্তে তাকওয়া আৰু পৰিত্রিতা অৱলম্বন কৰা। যাৰ হতুৱাই তুমি নিজে খোদা তায়লাৰ সজ্জিত নিৰাপত্তাৰ আবেষ্টনীত আহিব পাৰিবা। লগতে খিদমতৰ সুবিধা লাভ কৰিব পাৰিবা লগতে কৈছে যে- আল্লাহ তায়লাৰ কৃপা সদায় মোতাকী আৰু পৰিত্রি বান্দা সকলৰ সৈতে সংলগ্ন থাকে। নিজৰ চৰিত্ৰ এনেকুৱা হোৱা উচিত নহয় যে তাৰ দ্বাৰা ইছলাম কল্যাণিত হয়। কোনো মুছলমানে যদি মদ পান কৰিছে তেন্তে সেয়া কি যে কৰিছে। যেনিবা মুৰৰ পাণুৰি ভৰিত বান্দি দুৰ্গন্ধময় নদৰ্মতি পৰিছে আৰু পুলিচৰ জুতাৰ কোৰ খাইছে আৰু হিন্দু, ঈছাই সকলে তাক চাই হাঁহিছে। এনেকুৱা চৰিত্ৰ কেৱল তাৰ বাবেই অসম্মানৰ কাৰণ নহয় বৰং ইছলামৰ মেৰণগুতহে আঘাত কৰে। গতিকে নিজৰ চলন ফুৰন এনেকুৱা পৰিত্রি কৰা যাতে কাফিৰ সকলেও তোমাৰ বা ইছলামৰ সমালোচনা কৰিবলৈ সুবিধা নাপায়।

হ্যুৰ আনোৱাৰ (আইঃ) যে কয় যে আমি হজৰত মছিহ মাওউদ (আঃ) ক মান্য কৰিছো কাৰণ ধৰ্মত ভাঙ্গেণ লাগিছে আৰু প্ৰকৃত ইছলামী শিক্ষাৰ ওপৰত কোনেও চলা নাই। যদি ইছলামৰ প্ৰকৃত মনোৰম শিক্ষাৰ ওপৰত চলিবলৈ আছে তেন্তে হজৰত মছিহ মাওউদ (আঃ) ক মান্য কৰিব লাগিব। তাৰ পিছত প্ৰশ্ন হ'ল যে আমি বেয়াৰ হাত সাৰিব পাৰিছোনে নাই ? মিছা এনেকুৱা এটা বেয়া বস্তু যদিও দেখিবলৈ সাধাৰণ যেন লাগে কিন্তু বহুত ডাঙৰ এটা বেয়া। আজি পৰ্যালোচনা কৰি চালে গম পোৱা যায় যে অধিকাংশই মিছাৰ কৱলত পৰি আছে। গতিকে বয়াত আৰু তাকওয়াৰ উদ্দেশ্য হ'ল যে আমি যেন এই পঞ্চিলতাৰ পৰা আঁতৰি থাকো। ইয়াত অহা বহুতেই ধৰ্মৰক্ষার্থে নিজৰ দেশ ত্ৰিবেশে কাৰণ তাত ধৰ্ম পালনৰ অধিকাৰ খৰ্ব কৰা হৈছে ধৰ্মীয় স্বাধীনতা দিয়া হোৱা নাই। গতিকে আমি পশ্চিমীয়া দেশ সমুহত থকা সকলে সাৱধান হোৱা উচিত যাতে আমাৰ অতি নগণ্য কাম নাইবা কথাত এনেকুৱা প্ৰকাশ নাপায় যে আমি মিছলীয়া। নাইবা আমি অন্যায় ভাৱে লাভ আহৰণৰ চেষ্টা কৰিছো। গতিকে তাকওয়া সমুখত ৰাখি সকলোৱে নিজকে নিজে তুলাচনীত জুখি চোৱা উচিত।

আকৌ আল্লাহৰ প্রতি ভয় ভীতি সম্পর্কে তেখেত (আং) যে কৈছে যে আল্লাহৰ তায়লাৰ ভয় অন্তৰত থকা মানে হ'ল মানুহে নিজৰ বিবেকৰ তজ্জৃত ওজন দিব লাগিব যে কিমানদুৰ তাৰ কথা আৰু কামৰ মাজত মিল আছে কি তেওঁ কৈ আছে আৰু কামত কি কৰিআছে। যদি তাৰ কথা আৰু কামৰ মাজত সামঞ্জস্য নাই তেন্তে তেওঁ আল্লাহৰ তায়লাৰ ক্ৰোধৰ বলি হ'ব লাগিব। যি হৃদয় অপৰিত্ব তাৰ কথা যিমানেই পৰিত্ব হওঁক খোদা তায়লাৰ দৃষ্টিত তাৰ একো দাম নাই। যদি হৃদয়ত পঞ্চিলতা, কামত নাই সততা কথাত যিমানেই থাকক পৰিত্বতা, সেয়া খোদা তায়লাৰ দৃষ্টিত মুল্যহীন। বৰং খোদা তায়লাৰ ক্ৰোধ হে বৰ্ষিত হ'ব। তেখেত (আং) যে কৈছে - মোৰ জমাতৰ অন্তৰ্ভুক্ত হোৱা সকলে বুজি লওক; মোৰ ওচৰত আহিছে এই বাবেই যাতে বীজ বপন কৰা হয়, যাৰ পৰা ফলে ফুলে জাতিস্কাৰ বৃক্ষ হৈ উঠে। গতিকে প্ৰত্যেকেই নিজৰ-নিজৰ হৃদয় কেনেকুৱা সেয়া গমি চোৱা উচিত যদি আমাৰ জমাত দুৰ্ভাগ্য বশতঃ এনেকুৱা হয় যে কথাত এটা হৃদয়ত লুকাই আছে আন এটা তেন্তে অন্তিমত ভাল ফল নোওলায়।

আকৌ তেখেত (আং) যে কৈছে যে- বিশেষকৈ জমাতৰ বাবে পূৰ্ণ তাকওয়াৰ প্ৰয়োজন আছে। এই কাৰণেই যে সিহঁতে এনেকুৱা এজন ব্যক্তিৰ লগত সম্পর্ক গঢ়িছে আৰু ছিলছিলাৰ বয়াত গ্ৰহণ কৰিছে যিজনে আল্লাহৰ তায়লাৰ ফালৰ পৰা প্ৰত্যাদিষ্ট হোৱাৰ দাবী কৰিছে যাতে সিহঁতে যিমানেই হিংসা, বিদ্রেয আৰু শিৰিক আদিত আক্ৰান্ত থাকক, সকলো বিপৰ্যয়ৰ হাতসাৰি মুক্তি লাভ কৰে। লগতে আৰু কৈছে যে- আপোনালোকে জানে যে যদি কোনবাই বেমাৰত আক্ৰান্ত হয় আৰু তাৰ পৰা আৰোগ্য লাভৰ বাবে ঔষধ দেৱন নকৰে বা চিকিৎ সাৰ বাবে কষ্ট স্বীকাৰ নকৰে তেন্তে বেমাৰ ভাল নহয়। যেনেকে মুখমণ্ডলত সামান্য এটা ক'লা দাগ পৰিলৈ চিন্তাৰ কাৰণ হৈ পৰে যে গোটেই মুখমণ্ডলত এয়া বিয়পি গৈ কলা হৈ পৰেনেকি। তেনেদেৰে গোনাহও এটা দাগ। সৰু গোনাহ এটা গৈ-গৈ ডাঙৰ গোনাহত পৰিনত হয়। যেনেকে মুখত পৰা এটা সৰু ক'লা দাগ এসময়ত সিঁচৰিত হৈ গোটেই মুখমণ্ডল ক'লা কৰি পেলায় তেনেকে গোনাহেও মানুহক মলিন কৰি পেলায়।

আল্লাহৰ তায়লা আমালোকক বমজানৰ এই পৰিত্ব মাহত আল্লাহৰ নিৰ্দেশ অনুসাৰি তাকওয়া অৰ্জন কৰিবলৈ সামৰ্থ দান কৰক। আমালোকক হজৰত মছিহ মাওউদ (আং) ব জমাতৰ সেই লোক সকলৰ দৰে বনাওক, যি সকলে সকলো ধৰণৰ পঞ্চিলতাৰ পৰা পৰিত্ব আৰু খোদা তায়লাৰ সন্তোষি অৰ্জনাৰ্থে আমলকাৰী আছিল। উক্ত মাহত আমালোকক এনেকুৱা পৰিত্ব হৈ ওলাই আহিব দিয়ক আৰু নেকিব ওপৰত প্ৰতিষ্ঠিত কৰক যাতে আমি এৰি অহা মলিনতাই আকৌ আমাক আৱৰি নথৰে। আল্লাহৰ তায়লা আমালোকক এই সকলোবোৰৰ সামৰ্থ দান কৰক। আমিন।

* * * * *

Assamese Khulasa Khutba Jumma Huzoor Anwar 10th June 2016

BOOK POST (PRINTED MATTER)

To

From: Ahmadiyya Circle Office, Abhayapuri M.G.Road W/N- IV Bongaigaon Assam 783384. # 9864337890